

অষ্টম খণ্ড

প্রথম অধ্যায়

বাস্তুরবাদ (Realism)

8.1.1

জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পর্কৰ ফলশ্রুতিত জ্ঞানৰ উৎপত্তি হয়। যিজনে জ্ঞান আহৰণ কৰে তেওঁ হ'ল জ্ঞাতা। আকৌ জ্ঞাতাই যি বস্তুক জানে সেয়া হ'ল জ্ঞেয়। মুঠতে দেখা যায় জ্ঞান উৎপত্তি হ'বলৈ হ'লে আমাক দুটা বস্তুৰ প্ৰয়োজন হয়। সেয়া হ'ল ক্ৰমে জ্ঞাতা আৰু জ্ঞেয়। জ্ঞাতা হ'ল জ্ঞানৰ বিষয়ী আৰু জ্ঞেয় হ'ল জ্ঞানৰ বিষয়। এতিয়া প্ৰশ্না হ'ল জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি কি? এই প্ৰশ্নটোৰ উত্তৰ সাপেক্ষে জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় আলোচনা প্ৰসংগত দৰ্শনত দুটা প্ৰধান মতবাদৰ উল্লেখ পোৱা যায়। সেয়া হ'ল ক্ৰমে বাস্তুরবাদ আৰু ভাৱৰবাদ।

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয় তাক বাস্তুরবাদ বোলে।

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সন্দৰ্ভত সততে প্ৰশ্ন উৰ্থাপন হয় এই যে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে নে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰসংগত বাস্তুরবাদৰ সমৰ্থকসকলে সাব্যস্ত কৰিছে যে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। অৰ্থাৎ জ্ঞানৰ বিষয়বস্তুৰ

অস্তিত্ব কোনো মনৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে দেখা যায় যে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিৰ্বাপিত নহয়। আমি জানো বা নাজানো বস্তু এটা বস্তু হিচাপে স্বতন্ত্ৰভাৱে অস্তিত্বশীল হৈ থাকিব। আমি জানিলৈও বস্তুটো থাকিব আৰু নাজানিলৈও বস্তুটো থাকিব।

জন লক, হোল্ট, পেৰী, আলেকজেণ্ডাৰ, জি ই মুৰ, ৰাচেল আদি দার্শনিকসকল হ'ল বাস্তুরবাদৰ সমৰ্থক। এওঁলোকৰ মতে, জ্ঞানৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে কোনো এজন ব্যক্তিয়ে গুৱাহাটীত থকা শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ নেদেখিব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সেই ব্যক্তিজনে নেদেখাৰ বাবে কলাক্ষেত্ৰৰ অস্তিত্ব নাই। অৰ্থাৎ কোনোৰাই নেজানিলৈও বস্তু হিচাপে বস্তুসমূহৰ অস্তিত্ব আছে। আমি নাজানো কাৰণে কোনো এটা বস্তু নাই বুলি কোৱাৰ কোনো যুক্তি নাই। বাস্তুরবাদীসকলৰ মতে, জ্ঞানৰ বিষয়বস্তু সদায় মনৰ বাহিৰত স্বতন্ত্ৰভাৱে থাকে। বাস্তুরবাদ অনুসৰি সাব্যস্ত কৰা হৈছে যে বস্তুৰ অস্তিত্ব জ্ঞানৰ দ্বাৰা নিৰ্বাপিত নহয়। ইয়াৰ বিপৰীতে বাস্তুরবাদী সকলে সাব্যস্ত কৰিছে যে জ্ঞান বস্তুৰ

দ্বাৰা নিয়ন্ত্ৰিত হয়। জ্ঞানৰ বিষয়বস্তুৰ যদি স্বতন্ত্ৰ সত্ত্ব নাথাকে তেন্তে কোনো জ্ঞান সত্ত্বৰ হ'ব নোৱাৰে। বাস্তৱবাদৰ সমৰ্থকসকলে উল্লেখ কৰিছে যে জ্ঞানৰ লগত বস্তুৰ কোনো অন্তৰ্নিহিত সম্পর্ক নাই। জ্ঞানৰ অসংখ্য বিষয় আছে আৰু সেয়েহে বিভিন্ন বস্তু সম্পর্কে আমাৰ বেলেগ বেলেগ জ্ঞান হয়। গতিকে সকলো বস্তুৰে স্বতন্ত্ৰ অস্তিত্ব আছে।

8.1.2 বাস্তৱবাদৰ বৈশিষ্ট্য :

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ হিচাপে বাস্তৱবাদৰ কেতোৰ বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহে ভেয় বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ হিচাপে বাস্তৱবাদক এক স্বকীয়তা প্ৰদান কৰিছে। বাস্তৱবাদৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল এনেধৰণৰ—

- (1) বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। অৰ্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে। নিজস্ব গুণেৰে সৈতে বস্তু বাহ্যিক জগতত অস্তিত্বশীল হৈ থাকে। নিজৰ অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। অৰ্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব অন্যনিৰপেক্ষ।
- (2) জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰ নকৰে। জ্ঞান আহৰণৰ ক্ষেত্ৰত মনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মনে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব নিৰ্বাপণ কৰে। মনৰ লগত কোনো ধৰণৰ সম্বন্ধ নথকাকৈও

বস্তু স্বতন্ত্ৰভাৱে অস্তিত্বশীল হৈ থাকিব পাৰে।

- (3) বাস্তৱবাদীসকলৰ মতে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তৰ্নিহিত সম্পর্ক নাই। জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পর্ক সম্পূৰ্ণ বাহ্যিক। যিহেতু জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মননিৰপেক্ষ অস্তিত্ব আছে, সেয়েহে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তৰ্নিহিত সম্পর্ক নাই।
- (4) বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্বাপিত নহয়। অৰ্থাৎ কোনোবাই জনা বা নজনাৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্ভৰ নকৰে। উদাহৰণ স্বৰূপে কোনো এজন মানুহে গুৱাহাটী বিশ্ববিদ্যালয় দেখা নাই। সেই মানুহজনে গুৱাহাটী বিশ্ববিদ্যালয় নেদেখা বাবেই গুৱাহাটী বিশ্ববিদ্যালয় নাই বুলি ক'ব নোৱাৰিব। কোনোবাই দেখক বা নেদেখক, জানক বা নাজানক এখন বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় আছে আৰু থাকিব। জ্ঞানৰ বিষয়বস্তু হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্তিত্ব কোনো জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয়। অৰ্থাৎ জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্বাপিত নহয়।
- (5) বাস্তৱবাদীসকলৰ মতে মনৰ বাহ্যিকত এখন স্বতন্ত্ৰ জগত আছে। অৰ্থাৎ বিভিন্ন বস্তুৰে পৰিপূৰ্ণ এই জগতখন কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰশীল নহয়। বস্তুময় এই

জগতখনৰ প্রতিটো বস্তু মনৰ বাহিৰত
স্বতন্ত্ৰভাৱে থাকে। মনৰ লগত বস্তুৰ সম্পর্ক
ঘটক বা নঘটক, ই বস্তুৰ অস্তিত্বক কোনো
ধৰণে প্ৰভাৱিত নকৰে। গতিকে মনৰ বাহিৰত
এখন স্বতন্ত্ৰ বস্তুময় জগত আছে।

- (2) বিজ্ঞানসম্মত বাস্তুরবাদ (Scientific Realism)
- (3) নব্য-বাস্তুরবাদ (Neo-Realism)
- (4) নব্য-সবিচাৰ-বাস্তুরবাদ (Neo-Critical-Realism)

অনুশীলনী

1. উত্তৰ দিয়া :

 - (a) বাস্তুরবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ
মননিৰপেক্ষ অস্তিত্ব আছে। এই ক্ষেত্ৰত সকলো
বাস্তুৰবাদী একমত। কিন্তু বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব
সাপেক্ষে বস্তুৰ কিমানখিনি স্বতন্ত্ৰতা আছে আৰু
এই ক্ষেত্ৰত বাস্তুৰবাদৰ সমৰ্থকসকলৰ মাজত
মতবিৰোধ আছে। এই প্ৰসংগত উল্লেখ কৰিব
পাৰি যে সকলোবোৰ বস্তুৰে দুটা দিশ আছে।
সেয়া হ'ল ক্ৰমে দ্রব্যত্ব আৰু গুণ। দ্রব্যত্বৰ ফালৰ
পৰা জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰতাক সকলো
বাস্তুৰবাদীয়ে মানি লৈছে। কিন্তু দ্রব্যক আশ্রয়
কৰি থকা গুণবোৰৰ স্বৰূপ সন্দৰ্ভত বাস্তুৰবাদৰ
সমৰ্থকসকলে ভিন্ন মত ব্যক্ত কৰিছে। ইয়াৰ
ফলশ্ৰুতিত বাস্তুৰবাদৰ বিভিন্ন প্ৰকাৰৰ সৃষ্টি হৈছে।
বাস্তুৰবাদৰ বিভিন্ন প্ৰকাৰবোৰ হ'ল—
 - (b) বাস্তুৰবাদ প্ৰকাৰ কেইটা আৰু কি কি ?
 - (c) তিনিজন বাস্তুৰবাদী দার্শনিকৰ নাম
লিখা ?

2. চমু উত্তৰ দিয়া :

 - (a) বাস্তুৰবাদ কি ?
 - (b) বাস্তুৰবাদ প্ৰকাৰ কেইটা আৰু কি কি ?
 - (c) তিনিজন বাস্তুৰবাদী দার্শনিকৰ নাম
লিখা ?

3. জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ
হিচাপে বাস্তুৰবাদ সম্পর্কে আলোচনা কৰা।
4. বাস্তুৰবাদৰ বৈশিষ্ট্য কি কি ? আলোচনা কৰা।

(1) সৰল বাস্তুৰবাদ (Naive Realism)

* * *

দ্বিতীয় অধ্যায়

ভারবাদ (Idealism)

8.2.1

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ। হিচাপে ভারবাদ এক উল্লেখযোগ্য মতবাদ। গ্ৰীক দার্শনিক প্লেটো, বাৰ্কলি, হেগেল, ইমানুৱেল কাণ্ট আদি দার্শনিকসকল ভারবাদৰ সমৰ্থক। ঐতিহাসিক দৃষ্টিকোণৰ পৰা গ্ৰীক দার্শনিক প্লেটোক ভারবাদৰ প্ৰৱৰ্তক বুলি ক'ব পাৰি। ভারবাদীসকলৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ ফলক্ষণতি জ্ঞানৰ উৎপত্তি হয়। ভারবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ, মননিবপেক্ষ অস্তিত্ব নাই। কিয়নো যি বস্তু মননিবপেক্ষ অৰ্থাৎ যি বস্তুৰ মনৰ লগত কোনো সম্বন্ধ নাই তাক মনে কোনোপদ্যে জানিব নোৱাৰে। জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ সম্পৰ্কীয় যি মতবাদ অনুসৰি জ্ঞেয়ৰ বস্তুৰ স্বতন্ত্ৰ, মননিবপেক্ষ অস্তিত্ব অস্বীকাৰ কৰা হয় তাক ভারবাদ বুলি কোৱা হয়।

ভারবাদ অনুসৰি সকলো বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। জ্ঞানৰ বিষয়বস্তুৰ নিজস্ব গুণেৰে সৈতে জ্ঞাতা মনৰ ওপৰত নিৰ্ভৰশীল। গতিকে ভারবাদীসকলৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত অবিচ্ছেদ্য সম্বন্ধ আছে। এওঁলোকৰ মতে মনৰ ধাৰণাৰ বাহিৰে একো নাই। মনৰ বাহিৰত বাহ্যিক জগতখনৰ স্বতন্ত্বতা নাই। ভারবাদীসকলৰ মতে, মন বা আত্মাই হ'ল পৰম সত্ত্ব। সকলো

বস্তু মনৰ ভিতৰত থাকে।

দার্শনিক প্লেটোৰ দিনৰে পৰা ভারবাদে আধ্যাত্মিকতাৰ পৃষ্ঠপোষকতা কৰি আহিছে। এই ফালৰ পৰা ভারবাদীসকলে জগতখনক মন বা আত্মাৰ বিস্তৃতি বুলি ভাৰে। জ্ঞানতাত্ত্বিক দিশৰ পৰভাৰবাদীসকলে মন বা চিন্তাৰ জগতক অধিক যথাৰ্থতা প্ৰদান কৰিছে। সেয়েহে ভারবাদীসকলে সাব্যস্ত কৰিছে যে মনেই সত্তা, বস্তু মনৰ এক উপবস্তুহে। এই বিশ্বজগত স্বয়ংসম্পূৰ্ণ নহয়। ভারবাদীসকলে বিশ্ব পৰিক্ৰমাৰ অন্তৰালত এক আভ্যন্তৰীণ ঐক্যত বিশ্বাস কৰে।

8.2.2 ভারবাদৰ বৈশিষ্ট্য :

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ হিচাপে ভারবাদৰ কেতোৰ বিশেষ বৈশিষ্ট্য আছে। সেইবোৰ হ'ল এনেধৰণৰ—

- (1) ভারবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল। ভারবাদীসকলৰ মতে জ্ঞানৰ বিষয়বস্তুৰ মননিবপেক্ষ স্বতন্ত্ৰ অস্তিত্ব নাই। যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে তেনেবোৰ বস্তুৰ অস্তিত্বক ভারবাদীসকলে যথাৰ্থ বুলি বিবেচনা নকৰে।
- (2) ভারবাদৰ সমৰ্থকসকলৰ মতে বস্তুতকৈ মনৰ প্ৰাধান্য বেছি। কিয়নো জাগতিক

- বস্তুবোৰ অস্তিত্ব মনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এওঁলোকৰ মতে, মনৰ অস্তিত্ব অবিহনে বাহ্যিক জগতখন পোৱা নাযায়। ভাৰবাদীসকলৰ মতে, এক চৈতন্য মনৰ অবিহনে বাহ্যিক জগতখনৰ অস্তিত্ব সম্ভৱ নহয়।
- (3) ভাৰবাদীসকলৰ চিন্তাধাৰা সম্পূর্ণৰূপে উদ্দেশ্যধৰ্মী। অৰ্থাৎ ভাৰবাদীসকলৰ চিন্তাধাৰাৰ অন্তৰালত এখন উদ্দেশ্যধৰ্মী জগত আছে। এই উদ্দেশ্যধৰ্মী জগতখন হ'ল যি প্ৰকৃতিগতভাৱে আধ্যাত্মিক। উদ্দেশ্যধৰ্মী জগতখন নিত্য, শ্঵াস্ত, নিৰস্তৰ আৰু অবিনশ্বৰ।
- (4) ভাৰবাদে ঈশ্বৰ, আত্মা, মন আদিৰ অস্তিত্বক বিশ্বাস কৰে। ভাৰবাদীসকলে ঈশ্বৰ, আত্মা, মন আদিক সত্ত্ব বুলি গণ্য কৰে। ভাৰবাদ অনুসৰি ঈশ্বৰ জগতৰ পৰা বিচ্ছিন্ন নহয়। পৰম সত্ত্ব হিচাপে ঈশ্বৰ জগত প্ৰক্ৰিয়াৰ মাজতে ব্যাপ্ত। ঈশ্বৰেই হ'ল এই বিশ্বজগতৰ মূল লক্ষ্য আৰু চালিকা শক্তি।
- (5) ভাৰবাদীসকলে প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰবাদৰ সমৰ্থকসকলে নৈতিক প্ৰমূল্যবোৰৰ এক বস্তুনিষ্ঠ ভিত্তি আগবঢ়ায়। এই ফালৰ পৰা ভাৰবাদীসকলে সাব্যস্ত কৰে যে প্ৰমূল্যবোৰ ব্যক্তি অথবা সামাজিকতাৰ উৰ্ধৰত। এওঁলোকৰ মতে, আত্মজ্ঞানেই হ'ল পৰম প্ৰমূল্য, বাকী সকলোৰ প্ৰমূল্য ইয়াৰ অধীন। ভাৰবাদীসকলে বিশ্বাস কৰে যে ব্যক্তিয়ে হ'ল নৈতিক কৰ্তা যি প্ৰমূল্য আৱিষ্কাৰ কৰিব পাৰে।
- (6) ভাৰবাদীসকলে মানৰ অস্তিত্বৰ গুৰুত্ব স্বীকাৰ কৰে। মানুহেই হ'ল জগতৰ কেন্দ্ৰবিন্দু, মানুহক বাদ দি কোনো কথা ভাৰব নোৱাৰিব। যদিও মানুহ এই জগত প্ৰক্ৰিয়াৰে অংশ, তথাপি মানুহ আধ্যাত্মিক জীৱ। কিয়নো মানুহক জড় বস্তুলৈ ৰূপান্তৰ কৰিব নোৱাৰিব।
- ### 8.2.3 ভাৰবাদৰ প্ৰকাৰ :
- সকলোৰোৰ ভাৰবাদীয়ে স্বীকাৰ কৰে যে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব ব্যক্তি মনৰ ওপৰত নিৰ্ভৰশীল নে পৰম মনৰ ওপৰত নিৰ্ভৰশীল এই ক্ষেত্ৰত ব্যাখ্যাৰ তাৰতম্য অনুসৰি ভাৰবাদৰ বিভিন্ন প্ৰকাৰ পোৱা যায়। সেইবোৰ হ'ল ক্ৰমে এনে ধৰণৰ—
- (1) আত্মাগত ভাৰবাদ
(Subjective Idealism)
 - (2) বস্তুগত ভাৰবাদ
(Objective Idealism)
 - (3) অৱভায়িক ভাৰবাদ
(Phenomenalistic Idealism)
- ### অনুশীলনী
1. উত্তৰ দিয়া :
- (a) ভাৰবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে / নাই।

- (b) ভাৱাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ
বিষয়বস্তুৰ অস্তিত্ব নিৰ্মিত হয় / নহয়
- (c) ভাৱাদে মনৰ প্ৰাধান্যতা স্থীকাৰ কৰে/
নকৰে।
2. চমু উত্তৰ দিয়া :
(a) ভাৱাদ কি ?
- (b) ভাৱাদৰ প্ৰকাৰ কেইটা আৰু কি কি ?
3. পাৰ্থক্য লিখা :
বাস্তৱাদ আৰু ভাৱাদ।
4. জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সমন্বীয় মতবাদ
হিচাপে ভাৱাদ সম্পর্কে আলোচনা কৰা।
5. ভাৱাদৰ বৈশিষ্ট্য কি কি ? আলোচনা কৰা।

* * *